

Total number of printed pages-11

1 (Sem-2) PHY

2025

## PHYSICS

Paper : PHY0200104

(*Mathematical Physics and  
Electricity and Magnetism*)

Full Marks : 45

Time : 2 hours

*The figures in the margin indicate  
full marks for the questions.*

Answer either in English or in Assamese.

1. Answer the following questions :  $1 \times 5 = 5$

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

(a) What is Homogeneous differential equation ?

সমসত্ত্ব অৱকলজ সমীকৰণ কি ?

(b) Define unitary matrix.

ইউনিটোরী মৌলকক্ষ সংজ্ঞা দিয়া।

(c) What will be the value of electric field, where electric potential is zero ?

যত বিদ্যুৎ বিভূতি শূন্য হয়, তাত বিদ্যুৎ প্রাবল্য কিমান হ'ব?

(d)  $\alpha$  and  $\beta$  particles are projected in magnetic field with same velocity perpendicular to the magnetic field. Which one will experience more magnetic force ?

$\alpha$  আৰু  $\beta$  কণা একে বেগত, চুম্বকক্ষেত্ৰৰ লম্ব দিশত প্ৰক্ষেপ কৰা হ'ল। কোনটো কণাৰ ওপৰত চুম্বকক্ষেত্ৰই প্ৰয়োগ কৰা বল বেছি হ'ব?

(e) What is the reactance of capacitor connected to a constant D.C. source ?

ষিখ প্ৰত্যক্ষ প্ৰবাহ উৎসৰ লগত ধাৰক এটা সংযোগ কৰিলে প্ৰতিবাধা কিমান হ'ব?

2. Answer **any five** of the following questions :  
 $2 \times 5 = 10$

তলত দিয়া প্ৰশ্নবোৰৰ যিকোনো পাঁচটাৰ উত্তৰ দিয়া :

(a) Write the order and degree of the following differential equations.

তলৰ অৱকলজ সমীকৰণ কেইটাৰ ক্ৰম আৰু মাত্ৰা লিখা।

$$(i) \frac{d^2y}{dx^2} + 3\frac{dy}{dx} + 2y = e^x$$

$$(ii) \frac{d^3y}{dx^3} - 6\left(\frac{dy}{dx}\right)^2 - 4y = 0$$

(b) If  $A$  and  $B$  are Hermitian matrices. Show that  $AB + BA$  is Hermitian and  $AB - BA$  is Skew-Hermitian.

যদি  $A$  আৰু  $B$  হাৰমেচিয়ান মৌলকক্ষ হয় তেনেহলে দেখুওৱা যে  $AB + BA$  হাৰমেচিয়ান আৰু  $AB - BA$  স্কেউ-হাৰমেচিয়ান হয়।

(c) An electron experiences a force  $0.01N$  in an electric field. Calculate intensity of the electric field.

বিদ্যুৎ ক্ষেত্ৰ এখনত ইলেকট্ৰন এটাৰ ওপৰত প্ৰয়োগ হোৱা বল  $0.01N$ । বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য নিৰ্ণয় কৰা।

- (d) What is the shape of equipotential surfaces for a point charge and a line of charges?

বিন্দুসম আৰু বৈধিক আধানৰ বাবে সমবিভৱ পৃষ্ঠৰ  
আকৃতি কেনেকুৰা হ'ব?

- (e) On what factors polarisation of a dielectric substance depends?

কি কি কাৰকৰ ওপৰত পৰাবৈদ্যুতিক পদাৰ্থ এটাৰ  
মেৰুকৰণ নিৰ্ভৱ কৰে?

- (f)  $\vec{\nabla} \cdot \vec{B} = 0$ , explain the meaning of this statement.

$\vec{\nabla} \cdot \vec{B} = 0$ , এই উক্তিটোৱ অৰ্থ ব্যাখ্যা কৰা।

- (g) Draw Hysteresis loop of a magnetic material and indicate Retentivity and Coercivity.

চৌম্বিক পদাৰ্থ এটাৰ বিলাসানুসৰণ চক্ৰটো আৰু  
চৌম্বিক ধাৰকতা আৰু নিগ্ৰহিতা নিৰ্দেশ কৰা।

- (h) Calculate the inductive reactance of a inductor of inductance  $50mH$ , when connected with an a.c. source of frequency  $50Hz$ .

$50mH$  আবেশকৰ এটা কুণ্ডলী  $50Hz$  কম্পনাংকৰ  
পৰিবৰ্ত্তী উৎস এটাৰ লগত সংযোগ কৰা হৈছে। আবেশীয়  
প্ৰতিবাধা নিৰ্ণয় কৰা।

- (i) Two parallel wires at a separation of  $10cm$  carry electric currents  $10A$  and  $4A$  in the same direction. Find the location at which the net magnetic field due to these wires is zero.

$10cm$  দূৰত্বত থকা দুড়াল সমান্তৰাল পৰিবাহীৰ মাজেৰে  
একে দিশত ক্ৰমে  $10A$  আৰু  $4A$  প্ৰবাহ চালিত হয়।  
কোনটো অবস্থানত তাৰ দুড়ালে সৃষ্টি কৰা লক্ষ চুম্বকক্ষেত্ৰ  
শূন্য হ'ব?

- (j) State the Cayley-Hamilton theorem.

কেলি-হেমিলটনৰ উপপাদ্যটো লিখা।

3. Answer **any four** of the following questions :

$$5 \times 4 = 20$$

তলত দিয়া প্রশ্নবোরৰ যিকোনো চারিটাৰ উত্তৰ দিয়া :

- (a) Find the eigenvalues and eigenvectors of the matrix.  $2+3=5$

মৌলকক্ষটোৱ আইগেন মান আৰু আইগেন ভেক্টৰ নিৰ্ণয় কৰা।

$$A = \begin{bmatrix} 3 & -1 \\ 4 & -2 \end{bmatrix}$$

- (b) Solve the differential equation :

অৱকলজ সমীকৰণটো সমাধান কৰা :

$$(1 + x^2) \frac{dy}{dx} + 2xy = \cos x$$

- (c)  State Gauss theorem. Applying this law find the expression of electric field due to infinite plane sheet of charge.

$$2+3=5$$

গাউছৰ উপপাদ্যটো লিখা। এই সূত্ৰ প্ৰয়োগ কৰি আধানযুক্ত অসীম সমতল পাত এচ্টাৰ বাবে বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্যৰ প্ৰকাশ বাশিটো উলিওৱা।

- (d) Derive an expression of electrostatic potential energy of a charged sphere.

আধানযুক্ত গোলক এটাৰ স্থিতিবৈদ্যুতিক স্থিতিশক্তিৰ প্ৰকাশ বাশিটো প্ৰতিষ্ঠা কৰা।

- (e) A spherical capacitor has an inner sphere of radius  $24\text{cm}$  and outer sphere of radius  $25\text{cm}$ . The outer sphere is earthed and inner sphere is given a charge  $5\mu\text{C}$ . The space between the sphere is filled with a medium of dielectric constant 36. Determine the capacity of the capacitor.

এটা গোলকীয় ধাৰকৰ ভিতৰৰ গোলকটোৰ ব্যাসাৰ্দি  $24\text{cm}$  আৰু বাহিৰ গোলকটোৰ ব্যাসাৰ্দি  $25\text{cm}$ । বাহিৰ গোলকটো ভূমিসংলগ্ন কৰা হ'ল, আৰু ভিতৰৰ গোলকটোত  $5\mu\text{C}$  আধান দিয়া হ'ল। গোলকদুটাৰ মাজৰ ঠাইথিনি 36 পৰাবৈদ্যুতিক ধাৰকৰ এটা মাধ্যমৰ দ্বাৰা ভৰোৱা হ'ল। ধাৰকটোৰ ধাৰকত্ব নিৰ্ণয় কৰা।

(f) Define magnetic induction ( $\vec{B}$ ), magnetic intensity ( $\vec{H}$ ) and intensity of magnetisation ( $\vec{M}$ ). Write the expression magnetic susceptibility and permeability in terms of  $\vec{B}$ ,  $\vec{H}$  and  $\vec{M}$ .

3+2=5

চৌম্বিক আবেশ ( $\vec{B}$ ), চৌম্বিক প্রাবল্য ( $\vec{H}$ ) আৰু চুম্বকন প্রাবল্য ( $\vec{M}$ )-ৰ সংজ্ঞা দিয়া।  $\vec{B}$ ,  $\vec{H}$  আৰু  $\vec{M}$ -ৰ দ্বাৰা চুম্বকীয় প্ৰৱণতা আৰু প্ৰৱেশ্যতাৰ প্ৰকাশ বাণি লিখা।

(g) What are ideal constant voltage source and ideal constant current source? State Thevenin's and Norton's theorem.

1+1+1½+1½=5

আদৰ্শ স্থিৰ বিভূতি উৎস আৰু আদৰ্শ স্থিৰ প্ৰবাহ উৎস কি? থেভেনিন আৰু নোর্টনৰ উপপাদ্য দুটা লিখা।

(h) An alternating voltage  $E = 300\sin 100t$  volt is connected to a capacitor of capacitance  $100\mu F$ . Calculate (i) capacitive reactance (ii) r.m.s value of voltage (iii) r.m.s value of current (iv) phase difference between current and voltage.

2+1+1+1=5

$E = 300\sin 100t$  volt পৰিবৰ্তী উৎস এটা  $100\mu F$  ধাৰকত্বৰ ধাৰক এটাৰ লগত সংযোগ কৰা হ'ল।  
(i) ধাৰকীয় প্ৰতিবাধা (ii) r.m.s বিভূতি (iii) rms প্ৰবাহ (iv) প্ৰবাহ আৰু বিভূতিৰ মাজত দশা পার্থক্য নিৰ্ণয় কৰা।

4. Answer **any one** of the following questions :  
10

তলত দিয়া প্ৰশ্নবোৰৰ যিকোনো এটাৰ উত্তৰ দিয়া :

(a) (i) The differential equation of motion of a particle of mass  $m$  falling under gravity through a resistive medium with velocity  $v$  is given by Newton's law as

$$m \frac{dv}{dt} = mg - Av,$$

where  $F_1 = mg$  = Downward force

$F_2 = -Av$  = Frictional force

Solve the equation.

7

মাধ্যাকর্ষণ বলের প্রভাবত বোধক মাধ্যম এটাৰ  
মাজেৰে  $v$  বেগেৰে অধোগামী হোৱা  $m$  ভৱৰ  
কণা এটাৰ গতিৰ অৱকলজ সমীকৰণটো নিউটনৰ

সূত্ৰৰ সহায়ত  $m \frac{dv}{dt} = mg - Av$  -ৰ দ্বাৰা  
বুজোৱা হৈছে।

য'ত  $F_1 = mg$  = অধোগামী বল

$F_2 = -Av$  = ঘৰণ বল  
সমীকৰণটো সমাধান কৰা।

- (ii) What is orthogonal matrix? Show  
that the matrix  $A = \begin{bmatrix} 0 & 1 \\ 1 & 0 \end{bmatrix}$  is  
orthogonal.  $1+2=3$

অৰ্থ'গোনেল মৌলকক্ষ কি? দেখুওৱা যে

$$A = \begin{bmatrix} 0 & 1 \\ 1 & 0 \end{bmatrix} \text{ মৌলকক্ষটো অৰ্থ'গোনেল।}$$

- (b) State Biot-Savart law. Express it in  
vector form. Find the expression of  
magnetic field due to straight current  
carrying wire.  $2+1+7=10$

বায়ট-চার্টৰ সূত্ৰটো লিখা। ইয়াক ভেক্টৰৰ কৃপত প্ৰকাশ  
কৰা। প্ৰাহ চালিত পোন পৰিবাহী এডালৰ বাবে চুম্বক  
প্ৰাবল্যৰ প্ৰকাশ বাশিটো উলিওৱা।

- (c) Find the expression of the capacitance  
of a cylindrical capacitor with dielectric  
medium.

পৰাবৈদ্যুতিক মাধ্যম থকা চুঙাকৃতিৰ ধাৰক এটাৰ ধাৰকত্বৰ  
প্ৰকাশ বাশিটো উলিওৱা।

- (d) An a.c. voltage source is connected in  
series LCR circuit. Calculate impedance  
of the circuit.

Find the condition when—

- (i) Current lags behind voltage  
(ii) Voltage lags behind current

$8+2=10$

শ্ৰেণীবদ্ধ LCR বৰ্তনী এটাৰ পৰিবৰ্তী বিভৱ উৎস এটা  
সংযোগ কৰা হ'ল। বৰ্তনীটোৰ প্ৰতিবাধা নিৰ্ণয় কৰা।  
কি চৰ্তত—

- (i) প্ৰাহ বিভৱ পিছপৰি থাকে  
(ii) বিভৱ প্ৰাহৰ পিছপৰি থাকে ?